

ହୁଜନ ଅଚିନାକି ମାରୁଛ ଅହା ଦେଖି ଲ'ବା-ଲୁବି ଜୀଯବୀ-ବୋରାବୀ ଆଟାଇବୋରେ କୌତୁଳେବେ ଢାଳେ । ଆମି ବିଚବା ବୁଢ଼ୀ ଗରାକୀ ଆହି ଡୁଖବୀ ପୀରା ଏଥନତ ବହି ଖୁଲ୍ଦନାଟୋତ ତାମୋଲ ଖୁଲ୍ଦିବଲୈ ଧରିଲେ । ସମୟର ପରଶତ, ବୟସର ବୁଲନିତ ପରାଣ୍ଟ ହୋଇ ଛାଲବୋର କେଂଚ ଥାଇ ଗୈଛେ ଆକ ଗାଲ ହୁଖନତ ହର୍ତ୍ତା ଗାଁତ ହୈ ପରିଛେ । ଖୁଲ୍ଦନାଟୋର ତାମୋଲଖନ ସୌ-ହାତର ଆଙ୍ଗୁଲିରେ ପୁଚବି ବାଣ୍ଡ ହାତତ ବାକି ଉଲିଯାଲେ ଆକ ବାଣ୍ଡ ହାତବପଦା ଗୁବି-ବଞ୍ଚା ତାମୋଲଖନି ସୌ-ହାତଲେ ଲୈ ଏଟା ବିଶେଷ ଭଙ୍ଗୀତ ମୁଖତ ସୁନ୍ଦରାଇ ଦିଲେ । ଜିଭାରେ ତାମୋଲଖନ ଲ'ବାଇ ଦିଯାର ଚିନ ମୁଖର ଛାଲବୋରତ ବିଯପି ପରିଲ । ତାର ପାଚତ ଆମାର ଆଗମନର କାରଣ ସୁଧିଲେ । ମହି କଲୋ— “ଆପୁନି ହେନୋ ବହୁତୋ ପୁରଣି ଗୀତ-ମାତ ଜାନେ, ତାକେ ଶୁଣି, ଲିଖି ନିବଲୈ ଆହିଛେ ।” ବୁଢ଼ୀଯେ ତାର ଉତ୍ସରତ କ'ଲେ—“ଟି, ଏଇବୋର ଗଲଧନ ଚାହାବେ ନି କାହାନିବାଇ ବିଲାତ ପୋରାଲେଗେ । ଏତିଯା କିନୋ ଗାମ ?” ଗଲଧନ ଚାହାବ, ତାହାନିବ ଅସମର ଚିଫ-କମିଚନାର ପି-ଆର-ଟି ଗର୍ଦନ । ତେଣୁ ଭାଲେମାନ ଗୀତ-ମାତ ଆକ ଫକରା-ଯୋଜନା ସଂଗ୍ରହ କବିଛିଲ । ବୁଢ଼ୀକ ଛଟିମାନ ପ୍ରଶଂସା କବିଲୋ । ତାର ପାଚତ କର୍ତ୍ତତ କଣ୍ଠାଘରୀୟା ବିଯାଘରର ବିଦାୟ ବେଳାର ଗଭୀର କରଣତା ସାନି ଗାଁଇ ଗ'ଲ—

‘ପାଗ ପୁଲି ପଚାଲୋ, ଅ’ ସୁମେଥିବା
ହେଦେବା ଭେଟାଲୋ, ଅ’ ସୁମେଥିବା
କୋନେ ଛିଣି ଥାବ ପାରେ ସୁମେଥିବା
ମଇନା, ମଇନାଇ ମତାଦି ମାତେ ସୁମେଥିବା

ପାଜି, ପାଜି କଟାଦି କାଟେ ।
ମାତେ ଭାଇର ମାଜରେ, ଅ’ ସୁମେଥିବା
ଅକଳ ଦୋବେପଦୀ, ଅ’ ସୁମେଥିବା
କୋନେ ହରି ନିବ ପାରେ ସୁମେଥିବା
ପାଜି, ପାଜି କଟାଦି କାଟେ ।’

বিয়ানামটোৰ কথাৰে বুজাৰ নোৱাৰা মৌ-মিঠা কুণ সুৰ আজিও
কাণত যেন বাজি আছে। তেতিয়া অনুভৱ কবিছিলো লোক-গীত
কাপেৰে সংগ্ৰহ কৰিব নোৱাৰি, টেপ বেকৰ্ডাৰৰ একান্ত প্ৰয়োজন।
এটা—ছুটাকৈ ভালেমান গীত গালে কিষ্ট বয়সৰ আৰু বাৰ্দ্ধক্যৰ
হেঁচাত শৃঙ্খল-শক্তি অৱশ হৈ প্ৰিছিল গতিকে এটি গীতো মই
তুলি পাৰি সংগ্ৰহ কৰিব নোৱাৰিলো। বুটীক জীয়ৰী জীৱনৰ
উৰণীয়া দিনবোৰৰ লগত সাঁচ থাই থকা বিহুনাম ছুটামান গাবলৈ
কণ্ঠে মাথোন কলে—“আজিকালি লাজ লাগে বোপাই। পিছে
চোলৰ চাপৰ শুনিলে এতিয়াও এপাক নাচিবৰ মন ঘায়।” বৰকৈ
টানি ধৰাত এটা বনধোৰা গালে—

‘পদুলি মূৰৰে জুটুলা বগৰী
 জোকাৰি জোকাৰি পাৰ্বো ;
নেদেখি থাকিলে ধাকিব পাৰ্বো মই
 দেখিলে মৰিব পাৰ্বো।’

বুটীয়ে অন্ততঃ তিনিকুৰি বছৰ উজাই গৈ বুকুৰ যথাসৰ্বস্ব বাকি দি
গীতটো গোৱা যেন লাগিল। এবা, যৌৱনে গৰকা ডেকাৰ বুকু-
বোৰৰ দৰেই জীয়ৰীবোৰৰ বুকুবোৰো পোৰে, নহলেনো দেখিলেই
মৰিব পাৰেনে? গোটাচেৰেক লেখৰ গীত পালো। তেতিয়া
বেলি লহিয়াইছিল। জা-জলপান নাইকিয়া ঘৰ বুলি আক্ষেপ কৰি
অতি আন্তৰিকতাৰে কৈছিল—“হাহ এটা মাৰ্বো। ভাত এসাজ
থাই যোৱা। আকৌনো কাহানি আহিবা?” স্বার্থ, “কৃতিমতা,
অনাটনে ছাটি পেলোৱা নাগৰিক সভ্যতাৰ লগত তুলো কবি
উপনগকি কৰিলো—গাৰ্বত সঁচাকৈয়ে অসমীয়া জীৱনৰ ভোগৰ সঁফুৰা
সংক্ষিত হৈ আছিল।

* * *

১৯৬০ চনৰ বঙালী বিহু বতুৰ। ডিক্রিগড়ৰ বাইদেউ
এগৰাকীৰ ঘৰৰ বাবাগুত বহি আছিলো। এনেতে জীৰ্ণ শীৰ্ষ

সাজ-পারেবে এগৰাকী বুঢ়ী আহি দুর্বাৰ-মূখৰ খণ্টখণ্টীত বহি এটা চিনাকি ভঙ্গীৰে বিং মাৰিলে—“আইদেউ ঝঁ, পা-পইচা এটা দিবি ঝঁ।” বাইদেউ শুলাই আহি কলে—“তুমি বিহুনাম দুটামান গোৱাচোন। এৱেঁ পইচা দিব।” বিহুনাম সংগ্ৰহৰ বোগটো মোৰ পুৰণি বুলি বাইদেৰে জানে। এইবেলি জোৰত জোখাই মিলি পৰাত তেওঁ লগাই দি আখল-শাললৈ সোমাই গ’ল। কথাটো মই ভালেই পালোঁ, বুঢ়ীক পইচা দহোটা দি নাম গাৰলৈ ক’লোঁ। বুঢ়ীয়ে পোনচাটেই গালে—

‘কাণে চাই জাঙ্গেকাই দিব পাৰ-যদি
 গানো চাই খনীয়া দিম;
 মোকে ঝি বাঙ্গে যদি নিওঁ বোল
 দেহা উবুৰিয়াই দিম।’

একেটা গীততে নাৰী-ছদ্ৰূপ উমান পালোঁ। তৎক্ষণাং সুধিলোঁ, “বাই, তুমি তাহানি বাতি-বিহু পাতি পাইছিলানে ?” কথায়াৰে যেন বুঢ়ীৰ পুৰণি অতীতৰ নীৰৱ হৈ পৰা দিনবোৰকহে জগাই দিলে। বুঢ়ীয়ে অতি পাতল উচ্ছাসেৰে কৈ গ’ল—“আমি মিঠা জামুকৰ তলত বিহু পাতিছিলোঁ। আই ঝঁ, গাৰ্ব ডেকাবোৰ কম টটাটিঙ। আছিলনে ? আমগছত উঠি যিহে কিবিলি পাৰে। পিছে খামিৰ্ডাঠ ডেকা দুটামানহে আছিল। তেনেকুৱা কোনোৰা খামিৰ্ডাঠ ডেকাৰ লগত যে বুঢ়ীৰ কথা মাৰ গৈছিল, বুঢ়ীয়ে গোৱা বনঘোষা এটাৰ পৰাই বুজিলোঁ।

‘বেলি মাৰে গ’লে ইকচি সিকচি
 দিলা মাৰে গ’লে ফাকড়,
 তোমাৰে আমাৰে কথা মাৰে গ’লে
 যুৰীয়া জামুকৰ তলত।’

বুঢ়ীৰ জীৱনটোত যে জীয়ৰী জীৱনৰ জুই জলিছিল তাৰ উমান পালোঁ।

‘মোৰে ছথে দেখি পানীত ইঁহ নচৰে
 বামতো নচৰে গুই ;
 নিলাজী বমৰে ধেমালি কৰিছো
 দেহত বাবেকুবা জুই !’

গাৰ্ব ডেকাবোৰে বুটীক জীৱনী কালত দেহেশৰী বুলি মাতিছিল। আচল নাম কাচন। কাচনৰ জীৱন-ষোধনে গৰকি গৈছিল আৰু বাতি-বিহুৰ তপত নিশাবোৰে কেইবাবাৰো বিশ্বাসঘাতকতা কৰিছিল। ষোন-মনস্তত্ত্বৰ স্মৃতি গৰকি বুটীৰ জীৱনটোক বুজিবলৈ চেষ্টা কৰিছিলোঁ। বুটীৰ বিয়া নহ'ল। কিঞ্চ জীয়েক দুঃখনী আছিল। বিহুতলীৰ মুকলিমূৰীয়া জীৱনটোক বুটীয়ে সীমাৰ ভিতৰত বাক্সিবলৈ ভাল নাপালো। মন গ'লেও দেখোন কিবা এটাই নসহে। বুটী আজিও অস্বী। ঘৰে ঘৰে মাগি-খুজি খাই ফুৰে। বুটীয়ে মোক কৈছিল—“পুৰণি কথাবোৰ মনত পৰিলেই মনটো কিবা কিবা লাগে। তেড়িয়া গুণগুণকে নাম কেইটামান গাই দিঁ। বহুত নাম জানিছিলোঁ। এভিয়া পাহযিছো। গা বুলি গাৰলৈ ক'লে নোলায়, কেড়িয়াৰা এনেৱে ওলাই আহে। আই ষ সেই দিনবোৰ যে..... !”

‘বতাহুৰ ঢালতে গোকাই মলেমলি
 কাৰ ঘৰৰ জনীয়া আম ;
 পাৰিও নিদিয়ে সৰিও নপৰে
 তোমাক কেনে কৰি পাম !’

বুটীয়ে পাঠত লাহে লাহে বিহুৰ লগত জীৱনৰ এৰাবনোৱাৰা সম্পর্কৰ কথা কৈ গ'ল। মই মাখোন বুটীক কলো—“তুমি বিহুতলীত মনৰ মাঝুহটো হেকৰালা নহয়, সেয়েহে বিহুনামবোৰ পাহৰা নাই।” বুটীয়ে দৌঘল হয়নিয়াহ এটা কাঢ়ি ক'লে—“এৰা এই।” বুটীক টকা এটা দি বিদায় দিলোঁ। পুৰণি মনৰ গোক থকা আঢ়ে কুবিয়ান বন-ৰোৱা মই বুটলি আনিলোঁ।

ছিৰী লুইতলৈ ঢাই

চটাই পৰেবত আৰু ছিৰী লুইত বিহুমাৰ ভূগোলৰ ভুল
হব নোৱো। হৃষি সম্পদ ; বুৰঞ্জীৰ দীঘলী বাটত সাক্ষী হৈ থকা হৃষি
শিলৰ বেধা। কোনোৰা এখন নৈবে পাৰে পাৰে ভট্টাচার্হাই গৈ
থাকিলৈই ছিৰী লুইতৰ বগী চকেচকী বালিত কাছই কণীপৰা দৃশ্য
দেখেগৈ, কিন্তু চটাই পৰেবতটো মন পথাৰৰ বিধিৰি বিধিৰি
জিলিকা কল্পনাৰ দিগবলয়তহে দেখা পোৱা যায়। কিন্তু, ছিৰী
লুইত আৰু ছিৰী লুইতৰ পাৰৰ সপোন-শুৰনী দৃশ্যবোৰ চকুৰ
আগতে জলজল পট্টপট্ট হৈ জিলিকি আছে। মাজুলীৰ সিপাৰৈ
বুঢ়ী লুইত ; ইপাৰে ছিৰী লুইত। বুঢ়ী লুইত আৰু ছিৰী লুইতৰ
মাজতে কোনোৰা খিনিত গান্ধক লুইতো যে নাছিল বা নাই,
তাকনো কোনে জানে ! লুইত বছত পুৰণি। বামায়ণ-মহাভাৰততো
লুইতৰ নাম পোৱা যায়, লুইতৰ পাৰৰ এই দেশখনকো লৌহিত্য
দেশ আখ্যা দিছিল।

‘এবং বহুবিধান দেশান্তর বিজিত্য পৰনাঞ্জঃ ।

বস্তু তেজ্য উপাদায় লৌহিত্য মগদ্বলী ॥’ (সভাপর্ব)

মহাভাৰতৰ শাস্তিপৰ্ব, কালিদাসৰ বংশ আদিতো লৌহিত্য
নামৰ এখন দেশৰ কথা উল্লেখ আছে। ৰঙা বনমালৰ তেজপুৰৰ
তাত্রশাসন, বলবৰ্ষাৰ নগাঁও তাত্রশাসন, ৰঞ্জপালৰ বৰগাঁও আৰু
শোৱালকুচি তাত্রশাসন, ইলুপালৰ গুৱাহাটী তাত্রশাসন আদিত
লৌহিত্যক উচ্চ প্ৰশংসাৰে অৱগ কৰিছে আৰু ঠায়ে ঠায়ে দেৱত
আৰোপ কৰিবলৈকো প্ৰয়াস কৰিছে। লৌহিত্য অৰ্থাৎ লুইত নামটো
আঠাচীন ; অঙ্গপুঁজি নামটো আপেক্ষিকভাৱে অৰ্বাচীন। শকৰদেৱ
আৰু অনন্ত কল্পলীৰ বচনাতো লুইত শব্দটোৰহে সংকুতীয়া ক্ষপটো

পোৱা যায়। বুবঞ্জী আৰু কথা-গুৰু চৰিত্বো লুইত শব্দটোহে আছে। ষোড়শ শতিকামানত বচিত কালিকা পুৰাণত মাত্ৰ ‘অমোঘা গৰ্ভসন্তুতা’ বুলি ব্ৰহ্মপুত্ৰক স্বীকৃতি দি লুইতৰ সলনি ব্ৰহ্মপুত্ৰ শব্দটো লোকসমাজত প্ৰত্যক্ষ কৰাৰ প্ৰয়াস দেখা যায়। অশোকাষ্টমীৰ স্নান কৰোতে গোৱা মন্ত্ৰটোত অমোঘগৰ্ভসন্তুত বুলি ব্ৰহ্মপুত্ৰ আৰু লৌহিত্য ছয়োটা শব্দকেই উল্লেখ কৰিছে।

‘ব্ৰহ্মপুত্ৰ মহাভাগ শাস্ত্ৰনোঃ কুলনন্দন।

অমোঘাগৰ্ভসন্তুত পাপং লৌহিত্য মে হৰ ॥’

কামৰূপ বাজ্যৰ সীমা নিৰ্দ্বাৰণ কৰোতে যোগিনীতন্ত্ৰৰ একাদশ পটলত ‘নেপালশ্চ কাঞ্চনাঞ্জিং ব্ৰহ্মপুত্ৰশ্চ সঙ্গমং’ আৰু ‘দক্ষিণে ব্ৰহ্মপুত্ৰশ্চ লাক্ষ্মায়াঃ সঙ্গমাৰধি ।’ বুলি ছুবাৰ উল্লেখ কৰিছে। কিন্তু দ্বিতীয় ভাগৰ অষ্টম পটলত তৌৰ্থৰ চিমাকি দিউঁতে আন চাবিখন তৌৰ্থৰ লগতে লৌহিত্য তৌৰ্থত বাস কৰিবলৈ পোৱাটো হৰ্লভ বুলি উল্লেখ কৰিছে—‘মূলভোহস্ত্র লৌহিত্য পঞ্চানন্দে হৰ্লভঃ ।’ আন এঠাইত আৰু সদাশিৱ ব্ৰহ্মপুত্ৰত পৰমেষ্ঠী হৈ থাকে বুলি উল্লেখ আছে। কালিকা পুৰাণ আৰু যোগিনীতন্ত্ৰয়েই পোনতে ব্ৰহ্মপুত্ৰ শব্দটো জনপ্ৰিয় কৰি ডোলে যেন অনুমান হয়। ব্ৰহ্মপুত্ৰ নামটো চলিলেও লোকসাধাৰণৰ মাজত লুইত শব্দটোৱেই অধিক জনপ্ৰিয়তাৰে চলি থাকিল।

অসমীয়া সংস্কৃতলৈ ব্ৰহ্মপুত্ৰ তথা লুইতৰ অৱদান তেনেই তাকধীয়া নহয়। অসমৰ বুবঞ্জীৰ স্বৰ্তি সলনি কৱাতো লুইতে কৰি ভাগ লোৱা নাই। এই লুইতেদিয়ে এদিন মোগল উজাই আহি লুইতৰে পানী তেজেৰে বাঙ্গলী কৰি লুইতেদিয়ে ভট্টায়াই গৈছিল। এই লুইতৰে শৰাইঘাটত অসমীয়াই জীৱন পাত কৰিও দেশ আৰু জাতিৰ মান বাধিছিল। এদিন এই লুইতেদিয়ে ছয়োপাৰ গুমগুমাই কোম্পানীৰ জাহাজ আহিছিল আৰু সেই জাহাজত আহিছিল নতুন পশ্চিমীয়া সভ্যতাৰ সম্পদ। আন কি,

ଏଦିନ ଏଇ ଲୁଇତେଦିଯେ ଲୋକଗୀତର ‘ଆଇ’ ଆହିଛିଲ ଉଜାଇ—କାମାଖ୍ୟାବପରା ପିଛଲାର ମୁଖଟେ ଚାଇ । ଲୁଇତର ନିଜା ଐତିହ୍ୟ ଆଛେ, ଝର୍ତ୍ତିହର ପ୍ରାଚ୍ୟ ଆଛେ । ଭୂ-ଭାଷିକ ପଣ୍ଡିତର ଦୃଷ୍ଟି ହୁଯତୋ ଆଟେ ନିଯୁତ ବହୁବ ଆଗତେ ଲୁଇତର ଛୁମ୍ବାପାରେ ଚାପରି ପରିବଲୈ ଥରେ ଆକ ଏଇ ଉପତ୍ୟକାଟୋ ଗଢ଼ ଲୈ ଉଠେ । ହୁଯତୋ ତାରେ ଏକ ନିଯୁତ ବହୁବ ଆଗତ ଏଇ ଉପତ୍ୟକାଟୋ ସାଗବସଙ୍କାଶ ଜଳାଶୟର ବୁକୁତ ବୁଦ୍ଧି ଗୈ ଆଛିଲ । କିନ୍ତୁ ଯିଦିନ ଧରି ଏହିଥିନ ଲୁଇତର ଜନ୍ମ ହିଲ, ସେଇଦିନ ଧରି ଲୁଇତର ପାବର ମାହୁତର ଜୀବନ ଆକ ଲୁଇତର ମାଜତ ସାତାମପୁରୁଷୀଯା ଆସୀଇବା ହୁଅ ହିଲ । ସେଇହେ ଗୀତେ-ମାତେ, ସପୋନେ-ସଚିତେ ଲୁଇତର ନାମ ଲବଲୈ ଧରିଲେ ଥରିଲେ ।

ବିଛନାମତ ଲୁଇତ ଶବ୍ଦଟେ ସବନାଇ ପୋରା ଯାଏ । ବ୍ରଙ୍ଗପୁତ୍ର ନାମଟୋ ଏତିଯାଇଲେକେ ମାତ୍ର ତିନିଟା ଗୀତତହେ ପୋରା ଗୈଛେ । ଏଟାତ ବ୍ରଙ୍ଗପୁତ୍ରକ ଦେବତା ହିଚାପେ ତୁତି ଜନାଇଛେ ।

‘ବ୍ରହ୍ମପୁତ୍ର ପାବରେ ବର୍ହମଧୁରି ଏଜୁପି

ଆମିନୋ ଥରି ଲୁବା ଠାଇ ;

ବ୍ରହ୍ମପୁତ୍ର ଦେବତା ଉର୍ତ୍ତୁବାଇ ନିନିବା

ତାମୋଲ ଦି ମାତୋତା ନାଇ ।’

କୋନୋବା ଡେକାଇ ଚ’ତର ବିହିତ ବର୍ହମଧୁରି ଏଟି ଦି କୋନୋବା ଗାଭକର ମନ ପାବଲୈ ହାବିଯାମ କବି ଲୁଇତର ପାନୀ ଯୁବଲିତ ଗଜା ବର୍ହମଧୁରି ଜୋପାବପରା ଥୁବି ଆନିବଲୈ ଗୈଛେ । ଲୁଇତର କୋବାଲ ସୌତର ଧଳକନି ଦେଖି ଭୟ ଲାଗି ବ୍ରଙ୍ଗପୁତ୍ରକ ଦେବତା ବୁଲି ତୁତି କରିଛେ, କାବଣ, ପାନୀତ ପରିଲେଓ ତାମୋଲ ଦି ମାତ୍ରିବଲୈ ଲଗବା ଏଟି ବିଚାରି ପୋରା ନାଇ । ଆନ ଏଟି ଗୀତତ ବ୍ରଙ୍ଗପୁତ୍ରର ବିଶାଳତାର ଅସ୍ତ୍ରିକୁତି ଆଛେ ।

‘ଲକ୍ଷବା ବିଲଖନ ଜାଗ ମାରି ଡେଇ ଯାମ

ବ୍ରଙ୍ଗପୁତ୍ର କେନେକୈ ଡେମ ;

ସିପାବରେପରା ବାକୈ ହାତ ମେଲିବା

ମକବା-ଜୋବା ଦି ଯାମ ।’

ব্ৰহ্মপুত্ৰৰ বিশালতাক মনৰ বিশালতাৰে জয় কৰি মকৰা-জোৱা দি
হলেও মিলনৰ সাঁকো সাজিবলৈ সজ্জাগ। আন এটি গীতত
কোনোৱা প্ৰণয়নীক 'নেপাৰ লাগিলে দি যাম ব্ৰহ্মপুত্ৰত জাপ' বুলি
ভাবুকি দিছে। ব্ৰহ্মপুত্ৰ শব্দটো উচ্চাৰণত কঠিন হোৱা বাবে
বা গীতিধৰ্মী কোমলতাৰ অভাৱ হেতুকে স্বতাৰ-কৰিয়ে লুইত
শব্দটো সৰহীয়াকৈ ব্যৱহাৰ কৰিছিল।

লুইতৰ বোঁৰতী সুৰ্তি, পাৰৰ কঁহুৱা, বিৰিণা, বগী চকেচকী
বালি, লুইতে ভট্টায়াই ঘোৱা নাও, সকলোৱেই গীতৰ বুকুত
সোমাইছে। লুইতৰ পানীবোৰ ভট্টায়াই ধায়, চেনাইব নাবো
ভট্টায়াই ধায়। পাৰত কাপোৰ ধুই থকা গাভৰজনীয়ে ভট্টায়নী
নাৱৰ টিঙ্গত বহি কিবিলিয়াই ঘোৱা চেনাইটিক দেখি মন সামৰিব
নোৱাৰি গাই পেলায়—

'চিৰিপ্ৰ চিৰিপ্ৰ কৰি কাপোৰ ধুই আছিলোঁ

ছিৰী লুইতলৈ চাই;

ছিৰী লুইততে কিবিলি মাবিয়ে

চেনাই নাৰে মেলি ধায়।'

সেই একেজনী গাভৰকৰেই লুইতৰ পানীঘাটত তেওঁৰ মনেবছা,
মনেবিচৰা, মনে-মনে মিলা মাহুহটো অকলশৰীয়াকৈ দেখি গাত
জুই জলি সবিয়হ ফুটিছিল—পিছে সেইকৰা জুই যে অৱদম্ভিত
কামনাৱেই জুই, তাক জানো সুকীয়াকৈ বুজাৰ লাগিছে—

'লুইতৰে বালি বগী চকেচকী

কাছাই কণী পাবে লেখি;

গাত জুই জলিছে সবিয়হ ফুটিছে

ধনক পানীঘাটত দেখি।'

বাবিষা দোকোল টকা পানীবে উপচিপৰা লুইতখন খৰালি
শুকাই ছিৰীচটা যেন যেন হয়। সময়ত তেজে গাল ফুটে। ফুটে।
কৰা নিপোটল গাভক একোজনী শুকাই ক্ষীণাই ছিৰীচটা যেন

ହୁଯ । ହୃଦୋ ମନର ବୋଗତ ଭୁଗି କୋଣୋରୀ ପାହୋରାଳ ଡେକାଓ
ଶୁକାନ ଜେଉବା ଚଟା ଯେନ ହୟ ଆକ ନିଜର ଜୀବନର ବିଜନିଟୋ
ଥବାଲିବ ଲୁହିତଥନର ଲଗତ ବିଚାରି ପାଇ ।

‘ରଙ୍ଗ ନୈ ଶୁକାଇଛେ’ ମାଛରେ ବେଜାବତ

ଲୁହିତଥନ ଶୁକାଇଛେ କିମ୍ ?

ମହି ଚେନାଇ ଶୁକାଇଛୋ’ ତୋମାରେ ବେଜାବତ

ତୁମିନୋ ଶୁକାଇଛା କିମ୍ ?’

ହାତୀମ୍ବୁ ହୋରାଞ୍ଜେ-ଦୈଯାଞ୍ଜେ ପାନୀ ଖାଇ ; ଧୋବାଇ ପାନୀ ଖାଇ ବୈ—

‘ହାତୀ ପାନୀ ଖାଲେ’ ହୋରାଞ୍ଜେ-ଦୈଯାଞ୍ଜେ

ବୋବାଇ ପାନୀ ଖାଲେ ବୈ ;

ଚେନାଇ ପାନୀ ଖାଲେ’ ମନର ପାନୀଘାଟତ

ବୁଝୁବେ ବାତବି କୈ ?’

କିନ୍ତୁ ଲୁହିତବ ପଲମୁଦା ଗବାର ଜ୍ଞାନୋ ଧାନ-ଧିତ ଆହେ ?

‘ଦେହ ହିଲ ଅଲିଆ’ ଦେହ ହିଲ ବଲିଆ

ଦେହ ହିଲ ଲୁହିତବ ଗବା ;

ତୋମାରେ ଲଗତେ’ ହଲେଂ ମହି ବଲିଆ

ଚିନାକି ହବବେ ପବା ?’

ଏଦିନ ବୁଢା ଲୁହିତ କୋବାଳ ଆଛିଲ । ୧୬୬୧ ଚନର ପତାଲଛିବା
ବର ଭୁଁହିଁକିପତ ‘ଲୁହିତ ଏବିଲେ ଲୁହିତରେ ଶୁଁତି’, ଏଦିନ ଆକେ ଲୁହିତବ
ପାରତ ଗବା ଖହମୀଆ ହୈ ‘ଲୁହିତେ ଏବିଲେ କୂଳ’ । ସ୍ଵଭାବ-କବିବ
ଚକ୍ରତ ‘ଲୁହିତବ ଶୁରନୀ ବରେକେ ଚାପବି’ ବା ‘ମାଜୁଲୀ ଚାପବି’, ଲୁହିତବ
ଚାପବିତ ସବିଯହ ଫୁଲା, କୋମ୍ପାନୀର ଜାହାଜ ଦିଖେମୁଖେଦି ଭଟ୍ଟିଆଇ
ଯୋଗୀ, ଲୁହିତବ ପାରତ କହରା ଫୁଲାର ଦୃଶ୍ୟାଇ ନତୁନ ହୈ ଧବା ଦିଯେ ।
ଲୁହିତବ ପାରତ ଗୋଧା ଶିମଲୁ ଜୋପାଓ ବିହରାର ଚକ୍ରତ ପବେ ।

‘ଲୁହିତବ ଶୁରନୀ’ ବରେକେ ଚାପବି

ଚୋତାଲର ଶୁରନୀ ତାତ ;

মাহবীর শুরনী মিটিকি হাঁহিটি

বেঠা লগাই ঘোৱা মাত !'

পাবব বগী চকেচকী বালিবে সৈতে সেউজ্জীয়া হৈ জিলিকি থকা
মাজুনী চাপবিটো শুরনী ; তাকে দেখি মনত পবিল মুকুতাদ্বীয়া
হাঁহিটোলৈ, হয়তো কাণেদি বাগবি গ'ল—এটি বেঠা লগাই
ঘোৱা মাত !

‘এডালি কাটিলে আহে চাবিডালি
লুইতৰ ধাগবি খবি ;
মোৰ ধনে মাতিলে আহে চাবিজনী
ডিঙ্গি ধৰাধবি কবি !’

লুইতৰ ধাগবি খবিৰ প্রাচুৰ্যাই কোনোৰা ধনৰ আকৰ্ষণৰ গুণবোৰ-
লৈকে আঙুলিখোৱা নাই জানো ?

লুইতৰ উপবিও লুইতৰ উপনৈবোৰেও বিছনামত অনেকখিনি
ঠাই অধিকাৰ কবি আছে। ধনশিষ্ঠী, সোৱণশিষ্ঠী, ডিবুক, দিহিং,
দিচাং, দিখো, চেঁচা, চিচি, ৰঙানৈ, দিচে, কলং, ভোগদৈ, জঁজী
আদিবো উল্লেখ আছে।

বিহু উৎসব আৰু অসমীয়া নাবী

বিহু আহিলেই ডেকা-গাভৰে এদিন যুৰীয়া জীৱনৰ পাতনি তথাৰ সপোন দেখিছিল। যুৰীয়া জীৱনৰ যুৰীয়া মাতত জীৱনৰ মোহ জাগিছিল—চূটি জীৱন এটি হৈ মৰততে সবগ বচিছিল। এটি জীৱন আনটি জীৱনৰ লগত যেনেকৈ কৰাল মাৰি ধৰিছিল তেনেকৈ বিহু উৎসবৰ লগতো নাৰী-জীৱনৰ সম্পর্ক কৰাল মাৰি ধৰিছিল। সেইবোৰ দিন আজি বছত পুৰণি হৈ গ'ল ; অতীতৰ ওৰণি-তলত লুকাই পৰিল ; তথাপি আজিও বিহুৰ লগত অসমীয়া নাৰীৰ সম্পর্ক গভীৰ হৈয়ে আছে।

তাহানি বহাগৰ বিহু আহিলেই আগে আগে আগলি বাড়ি লৈ চ'তৰ বাতি-বিহু আহিলেই। বাতি-বিহু কেৱল ডঙুৰা ডেকাৰ বং-বহইচৰ থলীয়েই নাছিল, আইতে পাত সলোৱাদি গাৰ সাজ সলাই ন-কৈ যুগা বিহা পিঙ্কা গাভৰেপৰা ঘোৱন ভট্টায়াই যাওঁতে ঝঁকিয়াই দিয়া গাভৰজনীলৈকে আঁটাইবে বুকু জুৰীয়া থলী আছিল। ফুলপানী ছিগাত চোলৰ মাত শুনি সেইজনী গাভৰেই উজ্জিত যঁতৰ ভাতি ছিল, সেইজনী গাভৰেই ‘ধনে সাজি দিয়া লাহৰী গগনা’ বড়তলত বজাইছিল, আৰু সেইজনী গাভৰেই বিহুলীত নাচিবলৈ নেপাই ‘ধেকেটি ভাতি যাওঁ কপহী যঁত্বটি ভুকুৱাই ভাতি যাওঁ মাকো’ বুলি চকুপানী টুকিছিল আৰু সেইজনী নাচনীকে ‘বিহুলীৰ নাচনী আমাৰ সকলনী আঁচলত বাঞ্ছিছে সোণ’ বুলি বিহুাডেকাই চকু টিপ মাৰিছিল। সকটি পিলিঙাই টকা সাজি দিলে বিহুলীলৈ ঢাপলি মেলে, কাৰণ, টকাৰ মাত শুনি বৰ নোৱাৰি ‘এৰি যায় পেটবে ভাত’। তাহানি এই বিহুলীতে

খুৰীয়া তামোলৰ ধৰণা কৰি কিমান ৰাংচালী-ৰঙ্গিনীয়ে জীৱনৰ জপনা ডেইছিল কোনে হিচাপ বাখিছে। গতিকে সময়ে স্থৰ্ণি সলালেও বুৰঞ্জীয়ে এইবোৰ কাহিনীৰ বৰ চাপৰি পাতি ঈথেছে। বিহু-চোলৰ মাত শুনি, বৰ নোৱাৰি ফাঞ্চুনত বিয়া-পতা ন-ছোৱালীয়েও হেনো পানী আনোঁগে বুলি পানীঘাটলৈ গৈ এপাক নাচিহে বক্ষ। পাইছিল। ‘চ’ত গ’ল, জীয়ৰী গুৰুলি হ’ল বুলি ডঙুৰা ডেকাই সঁকিয়াই দিয়া এই গীত ফাঁকি শুনি সঁচাকৈয়ে জীয়ৰী বিহুতলীলৈ ওলাই আহিছিল। ৰঙ্গলী বিহুৰ বৎ-বহুচত অসমীয়া নাৰীৰো সমানেই ভাগ আছিল। তেওঁবিলাকে হিয়াতলি উদিয়াই, মনৰ কথা ভাতি কৈ গীত গাইছিল, গগনা-টকা বজাইছিল, খামুচীয়া কঁকালেৰে হালি-জালি, পখিলা উবাদি উৰি উৰি নাচিছিল।

বিহুৰান বহাগৰ বিহুৰ এটি এবিব নোৱাৰা সম্পদ। এই বিহুৰানখন যুগ যুগ ধৰি বৈ-কাটি পিঙ্কাই আহিছে অসমীয়া নাৰীয়েই। বাতি ছপৰলৈ সূতলাহী বাটি ধৰলৈ বিহুৰান বৈ টিপতে লুকুৰাই থয়। ছচৰিব মাননি শৰাইত সেই কেইজনী জীয়নী-বোৱাৰীয়েই হাচতি এখন উলিয়াই দিছিল। ‘ৰঙ্গাকৈ আচুবে বাছি পানেকটা’ কোনোবাই কাৰোবাৰ চেনেহৰ চানেকী দিছিল, ডিবুক বজাৰৰ সূতাৰে কোনোবাই বাবৰীফুলীয়া গামোছাবে মান ধৰিছিল, কোনোবাই ডাঙৰীসূতাৰ মোৰামাছ-মৰা জাল যেন হাঁচতি বৈ গবিহা থাইছিল। ভালকৈ বৰ-কাটিব নজনা এলাইজাৰী একোজনীয়ে এই বিহুৰ দিনতে ‘লৰৰ মনে গলে চিটিকি চেলেং ত্ৰি ভাইগত নাহিলো সাধি’ বুলি হয়নিয়াহ কাঢ়িছিল। অসমীয়া নাৰীৰ স্থষ্টি-প্ৰতিভা, কলা-কুশলতা, সৌন্দৰ্য-জ্ঞান পাজিসেবীয়া আঙুলিৰ পথশত সজীৱ হৈ উঠিছিল।

বহাগৰ বিহু আহিলেই গাভৰে ঝঁঠ বোলাবলৈ বহুমথুৰি বিচাৰিছিল, মূৰ ধূবলৈ ঘিলা বিচাৰিছিল, গোকু-তেল তৈয়াৰ কৰিবলৈ চম্পা-কেতেকীৰ পাহি বিচাৰিছিল; দিলা-চকলীয়া, কল-

ডিলীয়া খোপাত মারিবলৈ কর্পো ফুল বিচাৰিছিল। সেইজনী
গাভকৰেই চুবু-চুবুকে টেকী দি তেজেলীপত্তীয়া চিৰা খুন্দি,
বকুল বৰাধানৰ আৈখে ভাজিছিল। সেইজনী গাভকৰেই বকনা
ম'হৰ থমা দৈবে জলপান এবাটি সজাই কাৰোবালৈ মনত পৰি
চকুলো টুকিছিল। সেইজনী গাভকৰেই হাতত জেতুকা লৈ মনৰ
বঙা অহুৰাগথিনি প্ৰকাশ কৰিছিল, গুৰু গা ঘোৱাবলৈ চাক
সজাই মাহ-হালধি খুন্দি, ঘৰ-ছৱাৰ মচি-কাচি সজাইছিল আৰু
সন্ধিয়া লথিমী-ভঁৰালত চাকি এগছি জলাইছিল। ভালকৈ চালে
বঙালী বিছটো বঙ্গীহাঁতবহে।

মাঘৰ বিহতো অসমীয়া নাৰীয়েই আগ ভাগ লয়। পিঠা-
পনা খুন্দি, আলু-কচু সিজাই, মাহ-মঙ্গল বাঞ্ছি ভোগালিৰ ভোগৰ
সমল সজাই দিয়ে ঘৰৰ লথিমীজনীয়েই। পথাৰৰ পকাধান দাই
ঘিলা-চকলীয়া মুঠিবে তঁৰাল ভৰাই ভোগালিক আগ বঢ়াই
আনে সেইজনী লথিমী গাভকৰেই। আনকি, কাতি-বিহৰ
দিনাখন পথাৰত গেৰেলি মেলা ধান চাই পথাৰৰ লথিমীক
অভিবাদন জনাবলৈ ঘোৱা কামটো প্ৰকৃততে ঘৰৰ লথিমী
গৰাকীৰেই। বহাগৰ বিহৰ দিনা এশ এটা বনৰীয়া শাকৰ আগ
বুঁটলি খাৰলি বা জাৰী আঞ্চাখন, মাঘৰ বিহৰ বাছকবনীয়া
ভোগৰ সঁফুৰাটো আৰু কাতি-বিহৰ নিয়ম-পলা জলপানৰ বাটিটো
যুগ যুগ ধৰি অসমীয়া নাৰীয়েই সজাই আহিছে। বিহু অসমীয়া
সংস্কৃতিৰ চানেকী দাঙি ধৰি অহা যুগমীয়া উৎসৱ—এই উৎসৱৰ
লগত অসমীয়া নাৰীৰ নিবিড় সম্পর্কলৈ চাই অসমীয়া সংস্কৃতিৰ
লগতো অসমীয়া নাৰীৰ সম্পর্ক কালে মচিৰ নোৱাৰা—যুগজয়ী,
কালজয়ী।
